

আৱাসী একাউন্ট খোলাৰ প্ৰ-পত্ৰ- ব্যক্তিগত
(ছেডিংচ আৰু কাৰেণ্ট একাউন্টৰ বাবে)

FEDERAL BANK

YOUR PERFECT BANKING PARTNER

একাউন্ট নং		তাৰিখ	DDMMYYYY	সোল আইডি	
শাখা					
শাখা কোড		লীড আইডি		চৰকাৰী ব্যৱসায়	গ্ৰুপ আইডি
কৰ্মচাৰী	যদি কৰ্মচাৰী হয়, পিএফ নং.	মোৰ / আমাৰ একাউন্টৰ সবিশেষ			ডেলিভাৰী স্থান

প্ৰী-অপেনেড্ কিট
ষ্টীকাৰ লগাওক

কালিৰ বাবে ব্যৱহাৰ কৰিব

একাউন্টৰ প্ৰকাৰ	এছবি	চিএ*	আঁচনিৰ নাম		আঁচনিৰ কোড	
কাৰ্য্যৰ পদ্ধতি:	একক	যৌথ	ই বা এছ	এফ বা এছ	এ বা এছ	যৌথ-একক
প্ৰাৰম্ভিক ৰেমিটেন্স	₹		আঁচনি অনুসৰি নূন্যতম গড় মাহিলি বেলেঞ্চ বজাই ৰাখিব লাগিব	₹		

*চিএ ৰ বাবে(কাৰেণ্ট একাউন্ট), বেংকিং ব্যৱস্থাৰ পৰা লাভ কৰা ক্ৰেডিট এক্সপোজাৰ সুবিধা নিশ্চিত কৰি এক অতিৰিক্ত ঘোষণা / আগুৱাই যোৱা বাধ্যতামূলকভাৱে দাখিল কৰিব লাগিব।

কাষ্টমাৰ আইডি	আবেদনকাৰী 1 - ব্যক্তিগত তথ্য	ৰাষ্ট্ৰীয়তা	ভাৰতীয়	অ-ভাৰতীয়
	চিক্ৰেইটি নং.		যদি অ-ভাৰতীয় হয়, দেশ নিশ্চিত কৰক	
নাম				
(আইডি প্ৰমাণৰ দৰে একে)	উপাধি	প্ৰথম নাম	মধ্যম নাম	শেষ নাম
পিতৃ/জীৱনসংগীৰ নাম				
	প্ৰথম নাম	মধ্যম নাম	শেষ নাম	
মাতৃৰ মেইডেন নাম				
	প্ৰথম নাম	মধ্যম নাম	শেষ নাম	

লিংগ	পুৰুষ	মহিলা	তৃতীয় লিংগ	বৈবাহিক অৱস্থা	একক	বিবাহিত	অন্যান্য	নাৰালক	হয়	জ্যেষ্ঠ নাগৰিক	হয়	ফৰ্ম 60	হয়
জন্মৰ তাৰিখ				আধাৰ / আধাৰ থকাৰ প্ৰমাণ						পেন			
	DDMMYYYY												

চৰকাৰীভাৱে বৈধ নথিপত্ৰ	আধাৰ / আধাৰ থকাৰ প্ৰমাণ	ড্ৰাইভিং লাইচেন্স	ভোটাৰ আইডি	পাছপ'ৰ্ট	এনআৰইজিএ	ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়কৰ পৰা পত্ৰ
নথি নং.			জাৰি কৰা তাৰিখ	DDMMYYYY	শেষ হোৱাৰ দিনাংক	DDMMYYYY
						কেৱল ড্ৰাইভিং লাইচেন্স/ পাছপ'ৰ্টৰ বাবে

কেৱল বিদেশী নাগৰিকৰ বাবে:	ভিজা নং		জাৰি কৰা তাৰিখ	DDMMYYYY	শেষ হোৱাৰ দিনাংক	DDMMYYYY
জাৰি কৰা হৈছে:	বিদেশত ভাৰতীয় দূতাবাস	গৃহ পৰিক্ৰমা মন্ত্ৰালয় (এমএইচএ)				

ভিন্নভাৱে সক্ষম	হয়	পাৰ্দানাহীন	
যদি হয়, তেনেহ'লে	শ্ৰেণী	শাৰীৰিক	বৌদ্ধিক
		চকুৰ দৃষ্টিশক্তি	ভাষা/লিপি
সহায়ৰ প্ৰকাৰ	পৰিচাৰক	তৃতীয় পক্ষৰ সমৰ্থন	বুঢ়া আঙুলিৰ ছাপ
			সাক্ষী

জএছটি পঞ্জীয়ন নম্বৰ (যদি প্ৰযোজ্য)

যোগাযোগৰ বিৱৰণ

দ্রুত কুৰিয়াৰ সেৱাৰ বাবে সম্পূৰ্ণ ঠিকনা প্ৰদান কৰক

ঠিকনাৰ প্ৰকাৰ:	বাসস্থান / ব্যৱসায়	বাসস্থান	ব্যৱসায়	পঞ্জীভূত কাৰ্যালয়
বৰ্তমানৰ ঠিকনা / যোগাযোগৰ ঠিকনা				
পিন	ৰাজ্য	চহৰ/নগৰ	দেশ	

ঠিকনাৰ প্ৰকাৰ:	বাসস্থান / ব্যৱসায়	বাসস্থান	ব্যৱসায়	পঞ্জীভূত কাৰ্যালয়	ওপৰৰ দৰে একে
স্থায়ী ঠিকনা					
(অ'ভিডিৰ সৈতে একে)					
পিন	ৰাজ্য	চহৰ/নগৰ	দেশ		

মই-আমি, মোৰ/আমাৰ ঠিকনা/ বৰ্তমান ঠিকনা যোগাযোগৰ ঠিকনা হিচাপে নিৰ্বাচন কৰিব বিচাৰো

মোবাইল নম্বৰ	+ 9 1	ফোন (বাসস্থান)	
ইমেইল আইডি			

ওপৰোক্ত সবিশেষ হ'ব পঞ্জীভূত মোবাইল নম্বৰ আৰু ই-মেইল আইডি

সম্প্ৰদায়	হিন্দু	শিখ	মুছলমান	খ্ৰীষ্টান	জোৰোষ্ট্ৰিয়ান	শ্ৰেণী	সাধাৰণ	অ'বিচি	এছচি	এছটি	অন্যান্য
জৈন	বৌদ্ধ ধৰ্ম	অন্যান্য									
শিক্ষাগত অৰ্হতা	ডক্টৰেট ডিগ্ৰী	পেশাদাৰী ডিগ্ৰী / ডিপ্ল'মা				মাহেকীয়া আয়	≤₹10,000	₹10,001 - ₹25,000	₹25,001 - ₹50,000	₹50,001 - ₹1,00,000	₹1,00,001 - ₹5 লাখ
স্নাতকোত্তৰ	স্নাতক	অণ্ডাৰ স্নাতক	অ-মেট্ৰিক				₹5,00,001 - ₹25 লাখ	₹25,00,001 - ₹50 লাখ	> ₹50 লাখ		

বৃত্তি

দৰমহা প্ৰাপ্তকাৰী

স্ব-নিয়োজিত

নিয়োজিত পেছাদাৰী

অৱসৰপ্ৰাপ্ত

ৰাজনীতিবিদ / ৰাষ্ট্ৰনেতা

গৃহিণী

ছাত্ৰ-ছাত্ৰী

নিবনুৱা

যদি দৰমহা প্ৰাপ্তকাৰী, নিয়োজিত হয়:

ব্যক্তিগত খণ্ড

ৰাজহুৱা খণ্ড

এলএলপি

অংশীদাৰিত্ব

মালিকীস্বত্ব

প্ৰাইভেট লিমিটেড

পাব্লিক লিমিটেড

ট্ৰাষ্ট

এনজিঅ’

ছ’চাইটি

চৰকাৰী

বিত্তীয় খণ্ড

ন্যায়পালিকা

মিডিয়া

আমোলা

বহুজাতিক

শিক্ষাবিদ

সংস্থা/নিয়োগকৰ্তাৰ নাম

পদবী/পেছা

যদি স্ব-নিয়োজিত:

নিয়োজিত হৈ আছে: বছৰ

মাহ

ব্যৱসায়ৰ প্ৰকৃতি:

কৃষি

বাহন বিক্ৰেতা

শিল্প আৰু প্ৰাচীন সামগ্ৰীৰ ডিলাৰ

অস্ত্ৰ আৰু শস্ত্ৰৰ ডিলাৰ

মনোৰঞ্জন উদ্যোগ

বুলিয়ন, ৰত্ন, মণি আৰু বহুমূলীয়া ৰত্নৰ ব্যৱসায়ী

ধন সঞ্চয়দাতা / ব্যক্তিগত বিত্তীয় সাহায্যকাৰী

উৎপাদন

পণ্য দালাল

পেশাদাৰী সঞ্চয়স্বত্বকাৰী

বিয়েল এণ্টেট

ষ্টক ব্ৰ’কাৰ

স্ট্ৰেপ ডিলাৰ

সেৱা প্ৰদানকাৰী

ভাৰ্চুৱেল মুদ্ৰা

ট্ৰেডাৰ

স্ব-নিয়োজিত পেছাদাৰী:

চিকিৎসক

চিএ / চিএছ

উকীল

স্থপতিবিদ

আইটি পৰামৰ্শদাতা

ফিলান্‌থ্ৰ’প

আবেদনকাৰী 2 - ব্যক্তিগত তথ্য

সম্ভৱীয় ব্যক্তিৰ প্ৰকাৰ

যৌথ ধাৰক

মনোনীত ব্যক্তি

অনুমোদিত প্ৰতিনিধি

অন্যান্য

(উল্লেখ কৰক)

কাষ্টমাৰ আইডি

(কেৱল মাত্ৰ ইতিমধ্যে থকা গ্ৰাহকসকলৰ বাবে)

চিক্ৰেইটি নং.

কেৱল ইতিমধ্যে আপডেট অনুৰোধ আৰু চিক্ৰেইটি নং ব্যৱহাৰ কৰি চিআইএফ একাউন্ট সৃষ্টিৰ বাবে বাধ্যতামূলক

ৰাষ্ট্ৰীয়তা

ভাৰতীয়

অ-ভাৰতীয়

যদি অ-ভাৰতীয় হয়, দেশ নিৰ্দিষ্ট কৰক

নাম

(আইডি প্ৰমাণৰ দৰে একে)

উপাধি

প্ৰথম নাম

মধ্যম নাম

শেষ নাম

পিতৃ/জীৱনসংগীৰ নাম

প্ৰথম নাম

মধ্যম নাম

শেষ নাম

মাতৃৰ মেইডেন নাম

প্ৰথম নাম

মধ্যম নাম

শেষ নাম

লিংগ

পুৰুষ

মহিলা

তৃতীয় লিংগ

বৈবাহিক অৱস্থা

একক

বিবাহিত

অন্যান্য

নাবালক

হয়

জ্যেষ্ঠ নাগৰিক

হয়

ফৰ্ম 60

হয়

জন্মৰ তাৰিখ

DDMMYYYY

আধাৰ / আধাৰ থকাৰ প্ৰমাণ

DDMMYYYY

পেন

DDMMYYYY

চৰকাৰীভাৱে বৈধ নথিপত্ৰ

আধাৰ / আধাৰ থকাৰ প্ৰমাণ

ড্ৰাইভিং লাইচেন্স

ভোটাৰ আইডি

পাছপ’ৰ্ট

এনআৰইজিএ

ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়কৰ পৰা পত্ৰ

নথি নং.

DDMMYYYY

জাৰি কৰা তাৰিখ

DDMMYYYY

শেষ হোৱাৰ দিনাংক

DDMMYYYY

(কেৱল ড্ৰাইভিং লাইচেন্স / পাছপ’ৰ্টৰ বাবে)

কেৱল বিদেশী নাগৰিকৰ বাবে:

ডিজা নং

জাৰি কৰা তাৰিখ

DDMMYYYY

শেষ হোৱাৰ দিনাংক

DDMMYYYY

জাৰি কৰা হৈছে:

বিদেশত ভাৰতীয় দূতাবাস

গৃহ পৰিক্ৰমা মন্ত্ৰালয় (এমএইচএ)

ডিম্বভাৱে সক্ষম

হয়

পাৰ্দনাছিন

যদি হয়, তেন্তে শ্ৰেণী

শাৰীৰিক

বৌদ্ধিক

চকুৰ দৃষ্টিশক্তি

ভাষা/লিপি

সহায়ৰ প্ৰকাৰ

পৰিচাৰক

তৃতীয় পক্ষৰ সমৰ্থন

বুঢ়া আঙুলিৰ ছাপ

সাক্ষী

জএছটি পঞ্জীয়ন নম্বৰ

(যদি প্ৰযোজ্য)

DDMMYYYY

যোগাযোগৰ বিৱৰণ

ঠিকনাৰ প্ৰকাৰ:

বাসস্থান / ব্যৱসায়

বাসস্থান

ব্যৱসায়

পঞ্জীভূত কাৰ্যালয়

বৰ্তমানৰ ঠিকনা / যোগাযোগৰ ঠিকনা

পিন

ৰাজ্য

চহৰ/নগৰ

দেশ

ঠিকনাৰ প্ৰকাৰ:

বাসস্থান / ব্যৱসায়

বাসস্থান

ব্যৱসায়

পঞ্জীভূত কাৰ্যালয়

স্থায়ী ঠিকনা

(অ’ডিডিৰ সৈতে একে)

পিন

ৰাজ্য

দেশ

মোবাইল নম্বৰ

+ 9 1

ফোন (বাসস্থান)

DDMMYYYY

ইমেইল আইডি

(বুহু আখৰেৰে)

DDMMYYYY

কৃত কুৰিয়াৰ সেৱাৰ বাবে সম্পূৰ্ণ ঠিকনা প্ৰদান কৰক

2

সম্প্রদায় হিন্দু ☐ শিখ ☐ মুছলমান ☐ খ্রীষ্টান ☐ জোবোষ্টিয়ান ☐ জৈন ☐ বৌদ্ধ ধর্ম ☐ অন্যান্য ☐ (উল্লেখ কৰক)	শ্রেণী সাধাৰণ ☐ অ'বিচি ☐ এছচি ☐ এছটি ☐ অন্যান্য ☐ (উল্লেখ কৰক)
শিক্ষাগত অর্হতা ডক্টৰেট ডিগ্রী ☐ পেশাদাৰী ডিগ্রী / ডিপ্ল'মা ☐ স্নাতকোত্তৰ ☐ স্নাতক ☐ অণ্ডাৰ স্নাতক ☐ অ-মেট্রিক ☐ অসাক্ষৰ ☐ প্রযোজ্য নহয় ☐	মাহেকীয়া আয় ≤ ₹10,000 ☐ ₹10,001 - ₹25,000 ☐ ₹25,001 - ₹50,000 ☐ ₹50,001 - ₹1,00,000 ☐ ₹1,00,001 - ₹5 লাখ ☐ ₹5,00,001 - ₹25 লাখ ☐ ₹25,00,001 - ₹50 লাখ ☐ > ₹50 লাখ ☐

বৃত্তি দৰমহা প্রাপ্তকাৰী ☐ স্ব-নিয়োজিত ☐ নিয়োজিত পেছাদাৰী ☐ অৱসৰপ্ৰাপ্ত ☐ ৰাজনীতিবিদ / ৰাষ্ট্ৰনেতা ☐ গৃহিণী ☐ ছাত্র-ছাত্রী ☐ নিবনুৱা ☐
--

বৃত্তিৰ উপ-শ্রেণী (যদি প্রযোজ্য) যদি দৰমহা প্রাপ্তকাৰী, নিয়োজিত হয়: ব্যক্তিগত খণ্ড ☐ ৰাজহুৱা খণ্ড ☐ এলএলপি ☐ অংশীদাৰিত্ব ☐ মালিকীস্বত্ব ☐ প্ৰাইভেট লিমিটেড ☐ পাব্লিক লিমিটেড ☐ ট্ৰাষ্ট ☐ এনজিঅ' ☐ ছ'চাইটি ☐ চৰকাৰী ☐ বিত্তীয় খণ্ড ☐ ন্যায়পালিকা ☐ মিডিয়া ☐ আমোলা ☐ বহুজাতিক ☐ শিক্ষাবিদ ☐ সংস্থা/নিয়োগকৰ্তাৰ নাম..... পদবী/পেছা.....

যদি স্ব-নিয়োজিত: নিয়োজিত হৈ আছে: বছৰ মাহ
ব্যৱসায়ৰ প্ৰকৃতি: কৃষি ☐ বাহন বিক্ৰেতা ☐ শিল্প আৰু প্ৰাচীন সামগ্ৰীৰ ডিলাৰ ☐ অস্ত্ৰ আৰু শস্ত্ৰৰ ডিলাৰ ☐ মনোৰঞ্জন উদ্যোগ ☐ বুলিয়ন, ৰত্ন, মণি আৰু বহুমূলীয়া ৰত্নৰ ব্যৱসায়ী ☐ ধন ঋণদাতা / ব্যক্তিগত বিত্তীয় সাহায্যকাৰী ☐ উৎপাদন ☐ পণ্য দালাল ☐ পেশাদাৰী সধ্যস্থতাকাৰী ☐ ৰিয়েল এস্টেট ☐ ষ্টক ব্ৰ'কাৰ ☐ ফ্ৰেপ ডিলাৰ ☐ সেৱা প্ৰদানকাৰী ☐ ভাৰুৱেল মুদ্ৰা ☐ ট্ৰেডাৰ ☐
স্ব-নিয়োজিত পেশাদাৰী: চিকিৎসক ☐ চিএ / চিএছ ☐ উকীল ☐ স্থপতিবিদ ☐ আইটি পৰামৰ্শদাতা ☐ ফিল্মাৰ ☐

একাউন্টৰ কাৰ্যকলাপ	
একাউন্ট খোলাৰ উদ্দেশ্য:	সঞ্চয় একাউন্ট: চেভিংছ ☐ ঋণ / টাৰ্ম ডিপ'জিট একাউন্টৰ বাবে পৰিচালিত একাউন্ট ☐ বিনিয়োগ ☐ কাৰেণ্ট একাউন্ট: ব্যৱসায় / বাণিজ্যৰ উদ্দেশ্যে ☐ ঋণ / টাৰ্ম ডিপ'জিট একাউন্টৰ বাবে পৰিচালিত একাউন্ট ☐ বিনিয়োগ ☐
ফাণ্ড / সম্পত্তিৰ উৎস:	বেতন ☐ ব্যৱসায় আয় ☐ পিতৃ-মাতৃ-পতি পত্নী ভাতৃ-ভগ্নী ☐ ব্যক্তিগত সঞ্চয় ☐ ভাড়া / সুত ☐ কৃষি ☐ বিনিয়োগ ☐ অৱসৰৰ সুবিধা ☐ বাৰ্ষিক লেনদেনৰ আয়তন
এই একাউন্টটো যিকোনো প্ৰত্যক্ষ সুবিধা হস্তান্তৰ (ডিবিটি) ☐ বা ৰাজ্য / কেন্দ্ৰীয় চৰকাৰৰ যিকোনো বৃত্তি লাভ কৰিবৰ বাবে খোলা হৈছে ☐	
প্ৰয়োজনীয় সেৱাসমূহ	
পাছবুক ☐ চেকবুক ☐ ই-মেইল সতৰ্কতা ☐ মোবাইল সতৰ্কতা ☒ মোবাইল বেংকিং ☒ আধাৰ সক্ষম কৰা পৰিশোধ ব্যৱস্থা ☐	
ডেবিট কাৰ্ড ☐	কাৰ্ডৰ প্ৰকাৰ কাৰ্ডত উল্লেখ কৰিবলগীয়া নাম
ইণ্টাৰনেট বেংকিং (এফইডিএনইটি) সুবিধা দৰ্শন ☐ লেনদেন ☐	অনুগ্ৰহ কৰি ইউজাৰ আইডিৰ বাবে 3টা পচন্দ পৰামৰ্শ কৰক 1 2 3 যদি আপুনি এক ভৌতিক পিন মেইলাৰ প্ৰাপ্ত কৰিব বিচাৰে, ডেলিভাৰি পইন্ট টিক কৰক: যোগাযোগৰ ঠিকনা ☐ শাখা ☐
পিঅ'এছ, ই-কম, ফেডনেট, ল'টজা, ফেড মোবাইল বা অন্য কোনো চেনেলৰ জৰিয়তে সকলো ইলেক্ট্ৰনিক লেনদেনৰ (এটিএম নগদ ধন উলিওৱাৰ বাহিৰে) অনুমতি দিয়া হ'ব যদিহে আপোনাৰ বৈধ মোবাইল নম্বৰ আমাৰ ৰেকৰ্ডত আপডেট কৰা হয়।	

কৰ্পৰেট বেতন একাউন্টৰ বাবে	
কৰ্পৰেট/প্ৰতিস্থানৰ নাম	কোম্পানীৰ ষ্টাম্প

ডেবিট কাৰ্ড / ইণ্টাৰনেট বেংকিং (এফইডিএনইটি) / মোবাইল বেংকিং / ইমেইল সতৰ্কতা / টেলি বেংকিং / ফেড ই-পে মেণ্ডেট - ব্যক্তিগত (এটাতকৈ অধিক অপাৰেটৰ থকা ব্যক্তিৰ একাউন্টৰ বাবে প্ৰযোজ্য)	
যৌথ একাউন্ট ধাৰকসকলৰ নাম (ব্যৱহাৰকাৰীৰ বাহিৰে) 1..... 2..... 3..... মই / আমি (আবেদনকাৰী)ক এই আবেদনপত্ৰত উল্লেখ কৰা তেওঁৰ গ্ৰাহক আইডি(সমূহ)ৰ সৈতে সংযুক্ত সকলো একাউন্টৰ সম্ভৱত ডেবিট কাৰ্ড / ফেডনেট / মোবাইল বেংকিং / মোবাইল সতৰ্কতা / ই মেইল সতৰ্কতা / ফেড ই-পে / টেলিবেংকিং সেৱা লাভ কৰিবৰ বাবে অনুমোদন প্ৰদান কৰিছো। এই কৃত্ত্ব বলবৎ থাকিব, যেতিয়ালৈকে আমাৰ কোনো এজনে বা সকলোৱে বেংকলৈ প্ৰেৰণ কৰা লিখিত জাননীৰ দ্বাৰা ইয়াক বাতিল নকৰে। যৌথ একাউন্ট ধাৰকৰ হস্তাক্ষৰ (ব্যৱহাৰকাৰীৰ বাহিৰে) 1 2 3 স্থান: তাৰিখ:	

এফএটিচিএ - চিআৰএছ ঘোষণা	
মই ভাৰতৰ বাহিৰৰ যিকোনো দেশৰ এজন নাগৰিক/ৰাষ্ট্ৰীয়/কৰ বাসিন্দা (যদি হয়, অনুগ্ৰহ কৰি পৰিশিষ্টটো পৃথকভাৱে পূৰণ কৰক), প্ৰথম আবেদনকাৰী হয় ☐ দ্বিতীয় আবেদনকাৰী হয় ☐ মই/আমি ইয়াৰ দ্বাৰা ঘোষণা কৰো যে মোৰ/আমাৰ দ্বাৰা প্ৰদান কৰা তথ্য সত্য। যদি কিবা পৰিৱৰ্তন হয়, মই/আমি বেংকক 30 দিনৰ ভিতৰত অৱগত কৰিম।	

অনুগ্রহ করি (✓) টিক করক, য'ত প্রযোজ্য

প্রমাণপত্র/ঘোষণাসমূহ

☐ A) নাবালকৰ নামত থকা একাউন্টৰ বাবে: (অভিভাৱকৰ দ্বাৰা পূৰণ কৰিব লাগিব)

মই ইয়াৰ দ্বাৰা এই কথা প্ৰমাণ কৰিছো যে ব জন্ম/...../..... ত হৈছিল আৰু তেওঁ/...../.....

ত প্রাপ্তবয়স্কতা লাভ কৰিব আৰু মই/...../..... ৰ আদালতৰ আদেশৰ দ্বাৰা নিযুক্ত প্ৰাকৃতিক অভিভাৱক/আইনী অভিভাৱক। অভিভাৱকৰ নাম

নাবালকৰ সৈতে সম্বন্ধ একাউন্ট নং

☐ বেংক কৰ্মচাৰীৰ বাবে:

মই..... এজন কৰ্মচাৰী..... বেংকৰ

শাখা/কার্যালয়, মোব আইডি/পিএফ নং হৈছে আৰু মোব পদবী

C) **বাজনৈতিকভারে উন্মুক্ত ব্যক্তি:** (বাজনৈতিকভারে উন্মুক্ত ব্যক্তি(পিইপি) হ'ল এনে ব্যক্তি যিসকল বিদেশর দেশ/ঘরুৱা, যেনে: বাজ্য/চৰকাৰৰ মুৰব্বী, জ্যেষ্ঠ বাজনীতিবিদ, জ্যেষ্ঠ চৰকাৰী/ন্যায়িক/সমাৰিক বিষয়া, বাজ্যক মালিকানাধীন নিগমৰ জ্যেষ্ঠ কাৰ্যবাহী আৰু গুৰুত্বপূৰ্ণ বাজনৈতিক দলৰ বিষয়া

মই এজন ৰাজনৈতিকভাৱে উন্মুক্ত ব্যক্তি। i) চৰকাৰৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পন্ন কৰা, ii) ৰাজনৈতিক দলত গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হোৱা, iii) ৰাজনৈতিকভাৱে উন্মুক্ত ব্যক্তি/সকলৰ নামৰ সৈতে

ওত:প্রোতভারে সম্পর্ক থকা

	অধিষ্ঠিত পদ	দল/সংগঠনৰ নাম	পদবী	কাৰ্যালয়ৰ সময়সীমা
ৰাজনৈতিক দল				
চৰকাৰী সংগঠন				

D) মই ইয়াৰ দ্বাৰা ঘোষণা কৰে যে মই বিএছবিডিএ একাউন্ট খোলাৰ তাৰিখৰ পৰা 30 দিনৰ ভিতৰত বিএছবিডিএৰ বাহিৰে মোৰ বৰ্তমানৰ ছেভিংচ একাউন্ট (জেট, ই বা এছ, এ বা এছ, এফ বা এছ, এককভাৱে বা যৌথভাৱে থকা) বন্ধ কৰিম, যিটো বিফল হ'লে বেংকে 30 দিনৰ পিছত বিএছবিডিএৰ বাহিৰে মোৰ বাকী ছেভিংচ একাউন্ট বন্ধ কৰাৰ স্বাধীনতা থাকিব।

E) মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে মই অন্য কোনো বেংকৰ সৈতে মোৰ বিএছবিডিএ একাউন্ট ৰক্ষণাবেক্ষণ কৰা নাই

☐ F) তেওঁলোকৰ গ্ৰাহকৰ হৈ একাউন্ট খোলা পেছাদাৰী মধ্যস্থতাকাৰীৰ বাবে

i. একাউন্টটো এজন গ্রাহকৰ হৈ বক্ষণাবেক্ষণ কৰা হয় আৰু গ্রাহকৰ কেৱাইটি নথিপত্ৰসমূহ প্ৰদান কৰা হয়। ii. একাউন্টত থকা ধনৰাশি হৈছে মোৰ পেছাদাৰী মধ্যস্থতাকাৰী হিচাপে কেইবাজনো গ্রাহকৰ হৈ বখা পুল কৰা ধন আৰু যিসকল গ্রাহকৰ হৈ একাউন্টটো বখা হৈছে তেওঁলোকৰ কেৱাইটি নথিপত্ৰ যেতিয়াই যেনেকৈ বিচৰা হয়, প্ৰস্তুত কৰা হ'ব।

গ) মই ইয়াৰ দ্বাৰা ফেডাৰেল বেংক লিমিটেড আৰু ইয়াৰ সেৱা প্ৰদানকাৰীসকলক বিপণন / প্ৰচাৰ সামগ্ৰী / বিষয় / লেনদেনমূলক / সেৱা সত্ৰকাৰীসমূহ হোৱাটোছপত উপলভ্য হোৱাকৈ / ফৰৱাৰ্ড / প্ৰেৰণ কৰিবলৈ অনুমতি প্ৰদান কৰিছে, যিটো মোৰ বেংকত পঞ্জীয়ন কৰা মোবাইল নম্বৰ সৈতে লিংক হৈ আছে। মই ইয়াৰোপৰি স্বীকাৰ কৰিছে আৰু সন্মতি প্ৰদান কৰিছে যে পূৰ্বৰ অনুমোদনে ডিএনচি / এনডিএনচি ৰ বাবে মোৰ বৰ্তমান ভৱিষ্যতে পঞ্জীয়ন অভাৱৰাইড কৰিব।

ডিওনা/এনডিএনটি পঞ্জীয়ন অভ্যর্থনাইভ করার সময়টি প্রদান করি, অনুগ্রহ করি মন করিব যে ডিওনা/এনডিএনটিটি আপোনার মোবাইল নম্বর পঞ্জীয়ন করি আমার পরা প্রাপ্ত করা হোরাটাইপ নেছেজ বন্ধ করিব নোরাবি। যদি আপুনি ছাত্রটাইপ বন্ধ করিব বিচারে, তেহে আপুনি হয় আমার হোরাটাইপ পুশ সেবাত 'ষ্টপ' প্রেবণ করিব পারে, অথবা অনুরোধ আপোনা শাখাত জমা দিব পারে আর্ক এই পরিবর্তন করিবলে আমার সাত (7) কর্মদিন সময় লাগিব পারে।

☐ H) মই হোৱাট্‌ছপত মাৰ্কেটিং / প্ৰচাৰ সামগ্ৰী / বিষয় / লেনদেন / সেৱা সতৰ্কবাণী লাভ কৰিব নিবিচাৰো।

☐ I) কর্মচারী / পরিচালকৰ সম্বন্ধীয়। যদি হয়, কর্মচারী / পরিচালকৰ নাম উল্লেখ কৰক

১) মই এই একাউন্টটো এনপিচিআই মেপাৰ সৈতে ছিড কৰিব বিচাৰো যাতে মই আধাৰ আইনৰ দ্বাৰা অধীনত অধিসূচনা কৰা আঁচনি (সমূহ)ৰ অধীনত সুবিধা প্ৰাপ্ত কৰিবলৈ প্ৰত্যক্ষ সুবিধা স্থানান্তৰ (ডিবিটি) লাভ কৰিব পাৰো। ইয়াৰ বাবে, মই ইয়াৰ দ্বাৰা ঘোষণা কৰিছো যে মই ইউআইডিএআইৰ দ্বাৰা জাৰি কৰা আধাৰ কাৰ্ড জমা কৰিছো। ইয়াৰোপৰিও, মোৰ / আমাৰ আধাৰ / আধাৰ নম্বৰ থকাৰ প্ৰমাণ আন কোনো বেংকৰ সৈতে ছিড কৰা হোৱা নাই।

ঘোষণা: মই/আমি ইয়াৰ দ্বাৰা নিম্ন উল্লেখিত কথাবোৰ গ্ৰহণ/সন্মতি/নিশ্চিত/আগুৰটেক/ঘোষণা আৰু স্বীকাৰ কৰোঁ:-

১. ফেডারেল বেংক লিমিটেড, (বেংক)র দ্বারা নির্ধারিত লায়ম আৰু বিধি/নীতি/চৰ্তসমূহ আৰু সময়ে সময়ে সংশোধন কৰা অনুসৰি বেংকৰ বিভিন্ন সঞ্চয়/কাৰেণ্ট/জমা আঁচনিৰ অধীনত একাউণ্ট খোলা আৰু পৰিচালনাৰ বাবে, য'ত চেক/অন্যান্য নথিপত্ৰ সংগ্ৰহ, বিমিৰ সামগ্ৰী আৰু সেৱাৰ শুদ্ধ, সুতৰ হাৰ, টিউএছ ইত্যাদিকে ধৰি কিন্তু ইয়াৰ মাজতে সীমাবদ্ধ নোহোৱা প্ৰদান কৰিবলগীয়া সুত, সেৱাৰ চাৰ্জ আৰু ন্যূনতম গড় মাহিলী বেলেঞ্চ ৰক্ষণাবেক্ষণ নকৰাৰ বাবে আৰু ডেবিট কাৰ্ড, চেনেল সুবিধা, টেলি/ইণ্টাৰনেট বেংকিং, ই-পে সুবিধা, আইএমপিএছ/এনইএফচি/আৰটিজিএছ আদিকে ধৰি আনুগেগিক সেৱাসমূহৰ সৈতে জড়িত চাৰ্জ প্ৰযোজ্য হ'ব।

2.(A) যৌথ একাউন্টের ক্ষেত্রে (যিকোনো ধরনের কার্যকলাপ চলি থকা) আয়কর সম্পর্কীয় সকলো উদ্দেশ্যের বাবে প্রথম একাউন্টধারীর নাম বিবেচনা করা হ'ব (B) যৌথ একাউন্ট পরিচালনার বাবে আদেশ সকলো যৌথ একাউন্টধারীর অনুরোধের ভিত্তিতে পরিমর্তন করা হ'ব।

৩. মই/আমি ইয়ার দ্বারা বেংকর জরিযতে মোব/আমার দ্বারা করা যিকোনো লেনদেনর সৈতে প্রযোজ্য সেরা চার্জ, উৎসত কর্তন করা (টিডিএছ) আৰু নিয়ন্ত্রণমূলক/বিধিগত পরিশোধকে ধৰি, ইয়ার সৈতে জড়িত অন্যান্য সকলো চার্জ, খৰচ আৰু খৰচৰ পরিশোধ/আদায়ৰ দিশত জাননী বা তথ্য অবিহনে মোব/আমার একাউন্টত ডেবিট কৰিবলৈ বেংকক কতত্ব প্রদান কৰিছো।

4. মই/আমি ইয়ার দ্বারা বেংক ক কোনো বিধিগত/নিয়ন্ত্রণ বা আইন প্রয়োগকারী কর্তৃপক্ষের নির্দেশ অনুসরি কোনো ধরণের ধন পরিশোধ করার দিশত জাননী বা তথ্য অবিহনে মোর/আমার একাউন্ট ডেবিট কৰিবলৈ অনুমতি প্রদান কৰিছে।

5. বংকে অধিসূচনা কৰা নিৰ্দিষ্ট কৰা প্ৰিমিয়াম একাউন্টসমূহে নিজ নিজ একাউন্ট বা একাউন্টৰ গোটত বখা গড় মহিলা বেলেঞ্চৰ ওপৰত ভিত্তি কৰি সেৱা চাৰ্জত কিছুমান বিশেষাধিকাৰ আৰু ৰেহাই লাভ কৰিব।

০. বেংকে যিকোনো সময়তে, জাননী অবহিনে (A) ইয়াত উল্লেখ কৰা বিৱৰণসমূহ বেংকৰ সৈতে মোৰ/আমাৰ নামত থকা সকলো একাউন্টত তাৰিখ অনুসৰি আপডেট কৰিব পাৰে আৰু যিকোনো সময়তে, বিভিন্ন গ্ৰাহক আইডি যদি মোৰ/আমাৰ নামত আছে, একত্ৰিত কৰিব পাৰে। (B) মোৰ/আমাৰ সকলো বা যিকোনো একাউন্ট সংযুক্ত বা একত্ৰিত কৰিব পাৰে আৰু মোৰ/আমাৰ নামত এনে কোনো এটা বা ততোধিক একাউন্টৰ ক্ৰেডিটলৈ থকা যিকোনো বাণী বা বাণিসমূহ বা যিকোনো একাউন্টত বা অন্য কোনো দিশত বেংকৰ প্ৰতি মোৰ/আমাৰ যিকোনো দায়বদ্ধতা সম্ভাৱিত দিশত বন্ধ বা স্থানান্তৰ কৰিব পাৰে, এনে দায়বদ্ধতা 'প্ৰকৃত বা আকস্মিক' হওঁক, 'প্ৰাথমিক বা জামিন' হওঁক বা 'কেইবাটাও বা যৌথ' হওঁক।

৭. চেংলোইজড পজিটিভ পে ছিষ্টেম (চিপপিএছ) সুবিধা হৈছে এপিচিআইয়ে প্ৰদান কৰা এক অতিৰিক্ত সূচক, যিটো চেক সম্পৰ্কীয় জালিয়াতি সংঘটনৰ পূৰ্বেই সকলো চিটিএছ চেকৰ বাবে উপলব্ধ আৰু সংগ্ৰহৰ বাবে উপস্থাপন কৰা চেকসমূহৰ শুদ্ধতা প্ৰকৃততা নিশ্চিত কৰিবলৈ আৰু চিপপিএছ সুবিধা ছাবস্ক্ৰিপচন নকৰাৰ ক্ষেত্ৰত জাৰি কৰা চেকসমূহৰ মূল বিৱৰণ যেনে তাৰিখ, হিতাধিকাৰী/পেয়ীৰ নাম আদি পুনৰ নিশ্চিত কৰাৰ বাবে এটা অতিৰিক্ত সৰুস্বা ব্যৱস্থা হ'ব, মই/আমি চিটিএছ গ্ৰীড/ক্লিয়াৰিং হাউচত বিবাদ নিষ্পত্তি ব্যৱস্থাৰ অধীনত অভিযোগ দাখিল কৰিবলৈ অক্ষম/বঞ্চিত হৈ পৰিম।

৪.(A) বেংকে করা যথায়থ পৰিশ্রম নিৰ্বিশেষে একাউন্টৰ বৰৱৰণ/বেলঞ্চসমূহ সময়ে সময়ে পৰীক্ষা কৰা আৰু একাউন্টত অকৃত্ত্বশীল বা প্ৰৱঞ্চনামূলক লেনদেনৰ পৰা হাত সাৰিবলৈ ইয়াৰ শুদ্ধতা নিশ্চিত কৰা (B) আৰু বেংকে একাউন্টত থকা ভুল ক্ৰেডিট বা অজানিতে সৃষ্টি হোৱা যিকোনো আভাৰদুৰ্ভাগৰ বিষয়ে অধিক অৱগত কৰা আৰু ইয়াৰ বাবে প্ৰযোজ্য সুত আৰু অন্যান্য চাজৰ সৈতে ডিমাৰ নোহোৱাকৈ ঘূৰাই দিয়া (C) ব্যৱহাৰকাৰীৰ তথ্য, প্ৰমাণীকৰণ প্ৰমাণপত্ৰ যেনে পাছৱৰ্ড, আৰু বেংকৰ বাৰা প্ৰদান কৰা একাউন্ট মোৰ সহায়ক সেৱাৰ সৈতে জড়িত অন্য যিকোনো তথ্য/বিৱৰণ যেনে অ'প্টিপি/পিন আদিৰ গোপনীয়তা বজাই ৰখাটো মোৰ স্বাভাৱিক কৰ্ম। (D) ডিজিটেল/মোবাইল/ইণ্টাৰনেট/টেলি বেংকিং চেনেলৰ জৰিয়তে মোৰ/আমাৰ ব্যৱহাৰকাৰীৰ তথ্য আৰু প্ৰমাণীকৰণ প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি আৰম্ভ কৰা আৰু নিষ্পাদন কৰা একাউন্টত থকা সকলো লেনদেন আৰু অনুৰোধ মোৰ/আমাৰ বাৰা আৰম্ভ/কাৰ্য্যকৰী বুলি গণ্য কৰা হ'ব আৰু ই মোৰ/আমাৰবাৰে আইনগতভাৱে বাধ্যতামূলক হ'ব।

৭. বেংকে তলত উল্লেখ কৰা কাৰ্যসমূহৰ ক্ষেত্ৰত একাউণ্টটো কাৰ্যকলাপ বন্ধ, আংশিক বা সম্পূৰ্ণৰূপে স্থগিত/নিষিদ্ধ কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে: (A) একাউণ্ট খোলাৰ সময়ত ঘোষণা কৰা প্ৰফাইলৰ সৈতে মিল নাহোৱা অনিয়মিত কাৰ্যকলাপ/লেনদেন ধৰা পেনেলোৱাৰ সময়ত বা পৰিৱৰ্তিত হোৱাৰ পিছত, (B) নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত বেংকৰ অনুৰোধত পৰ্যালোচনাৰ অধীনত থকা কোনো লেনদেনৰ সমৰ্থনত কোনো সবিশেষ প্ৰদান/প্ৰকাশ বা নথিপত্ৰ দাখিল নকৰাৰ ক্ষেত্ৰত, (C) একাউণ্ট খোলাৰ সময়ত আৰু/বা সময়ে সময়ে কেৱাৰিচ আপডেট কৰাৰ সময়ত বা বেংকৰ প্ৰয়োজন অনুসৰি শেহতীয়া কেৱাৰিচৰ বিৱৰণ/নথিপত্ৰ/পেন/প্ৰ-পত্ৰ 60, বিচৰা তথ্য প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ ক্ষেত্ৰত, (D) যদি কোনো সন্দেহ কাৰণ থাকে যে একাউণ্টটো অবৈধ উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে আৰু (E) যতদূৰ সম্ভৱ আইনৰ দ্বাৰা প্ৰয়োজনীয় আৰু/বা আদালত/বিধিগত সংস্থা/আইন প্ৰয়োগকাৰী সংস্থাৰ আদেশ মানি চলাৰ প্ৰয়োজন হয়।

10. ব্যবসায়/বাণিজ্যের উদ্দেশ্যে আনকি ব্যক্তিৰ নামতো ছেভিৎচ বেংক একাউন্ট খুলিৰ নোৱাৰিব। লেনদেনৰ দ্বাৰা প্ৰমাণিত হোৱাৰ দৰে ছেভিৎচ বেংক একাউন্ট ব্যৱসায়িক উদ্দেশ্যত ব্যৱহাৰ কৰা হ'লে বেংকে একাউন্টটো বন্ধ কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে।

11.(A) আখার/আখার নম্বর(সমূহ) বখাৰ প্ৰমাণ/আখাৰৰ ডিঙিলাপ/আখাৰ জাৰি কৰাৰ প্ৰমাণ আৰু বিংগাৰাপ্ৰিণ্ট বায়মেট্ৰিক স্কেন মোৰ/আখাৰ দ্বাৰা কেৰাইচি প্ৰক্ৰিয়াৰ অংশ হিচাপে স্বেচ্ছাই প্ৰদান কৰা হৈছে আৰু বেংকে মোৰ আমাৰ হৈ উক্ত তথ্যসমূহ ব্যৱহাৰ কৰি ই-কেৰাইচিৰ সবিশেষৰ বৈত্যাৰ প্ৰমাণ কৰি আৰু ইয়াৰ ভাৰতৰ একক টিকাঙ্কৰণ কৰ্তৃপক্ষ(ইউআইডিআই)ৰ ব পৰা সপ্ত্ৰংহ কৰিবলৈ কত্ৰুত্ৰ প্ৰদান কৰিছে। (B) যেতিয়াই আনুষ্ঠানিকভাৱে ধৈ প্ৰতিপাত্ৰ তথা টিকাৰণাৰ পৰা টিকাৰণা পৰিৱৰ্তন হয়, তেতিয়াই সেই টিকাৰণা(মোয়াৰাৰ) সৈতে বেংকৰ প্ৰদান কৰা হ'ব, যদিহে ই-কেৰাইচি সম্পূৰ্ণ হয়। (C) বেংকে মোৰ-বাউণ্ড প্ৰক্ৰিয়াৰ অংশ হিচাপে আৰু/বা বেংকৰ ব্যৱস্থাৰ্ত মোৰ/আমাৰ কেৰাইচি তথা আপোটে কৰাৰ সৈতে জড়িত যিকোনো সামগ্ৰী বা সেৱাৰ বাবে বেংকৰ সৈতে মোৰ/আমাৰ সম্পৰ্ক অৱ্যাহত থকাৰ সময়ত মোৰ/আমাৰ কেৰাইচিৰ সবিশেষ চিহ্নইআৰএছআই দ্বাৰা ৰক্ষণাবেক্ষণ কৰা কেন্দ্ৰীয় কেৰাইচি পঞ্জীয়ন (চিক্ৰেয়াৰিচিআৰ)ৰ সৈতে স্বেয়াৰ কৰিবলৈ চিক্ৰেয়াৰিচিআৰৰ পৰা মোৰ/আমাৰ কেৰাইচি ডেটা লাভ কৰা স্ভাৱক পঞ্জীয়নভুক্ত মোবাইল নম্বৰ/ইমেইল আইডিত এছএমএছ/ইমেইলৰ জাৰিয়ে চিক্ৰেয়াৰিচিআৰৰ পৰা তথা লাভ কৰিবলৈ স্পষ্টভাৱে অনুমোদিত।

13. যদি কোনো নথিপত্র যেনে পাছবুক, চেকবুক, জমা রচিদ, ডেবিট কার্ড, ক্রেডিট কার্ড আদি হেরাই যায়, তেস্তে সেইবোর অপব্যৱহাৰ ৰোধ কৰিবলৈ বিষয়টো তৎক্ষণাত বেংকক অৱগত কৰিব লাগিব। সময়মতে এইটো ৰিপোর্ট নকৰাৰ বাবে গ্ৰাহক(সকল)ৰ হোৱা কোনো আৰ্থিক লোকচানৰ বাবে বেংক দায়বদ্ধ নহ'ব।

14. মই/আমি ফেডারেল বেংকর রেবছাইট ([www.federalbank.co.in / general-terms-and-conditions](http://www.federalbank.co.in/general-terms-and-conditions)) ত প্রদর্শিত চর্ত আৰু নিয়মৰ নথিপত্ৰত থকা সকলো চর্ত ভালদৰে পঢ়িছো, বুজিছো আৰু সন্মতি জনাইছো আৰু মই/আমি সকলো সময়তে এই একেখিনি কথা মানি চলিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছো। বেংকে ইয়াৰ রেবছাইট আৰু/বা ইয়াৰ শাখাসমূহৰ জাননী ব'ৰ্ডত প্ৰকাশ কৰা চৰ্ত আৰু নিয়ম, পলিচি, নিয়ম আৰু বিধিসমূহ পৰৱৰ্তী যিকোনো পৰিৱৰ্তন মোক/আমালৈ বৈধ জাননী হিচাপে প্ৰেৰণ কৰিব। এছএমএছ, হেৱাটছএপ বা ইমেইলৰ জৰিয়তে বেংকে মোক/আমালৈ প্ৰেৰণ কৰা যিকোনো পৰামৰ্শ/তথ্য আইনগতভাৱে বৈধ আৰু বাধ্যতামূলক জাননী হিচাপে গণ্য কৰা হ'ব।

15. মোর/আমার দ্বারা প্রদান করা বিররণসমূহ মোর/আমার জ্ঞাত আৰু বিশ্বাস অনুসৰি সত্য আৰু শুদ্ধ আৰু ওপৰত উল্লেখ কৰা বিররণৰ যিকোনো পৰিৱৰ্তন, এনে পৰিৱৰ্তন হোৱাৰ 30 দিনৰ ভিতৰত মোৰ আৰু আমাৰ দ্বাৰা বেংকক জনোৱা হ'ব।

স্থান: _____

হুতাশ্ৰব (সমূহ):

তারিখ: _____

মোনোনয়ন প্ৰ-পত্ৰ - প্ৰ-পত্ৰ ডিএ ১

বেংক জমা ধনৰ ক্ষেত্ৰত বেংকিং নিয়ন্ত্ৰণ আইন, ১৯৪৭ ৰ ধাৰা ৪৫ '৪৫' আৰু বেংকিং কোম্পানী (মোনোনয়ন) নিয়ম, ১৯৮৫ ৰ নিয়ম ২(১) অধীনত মোনোনয়ন

মই/আমি (নাম/সমূহ আৰু ঠিকনা/সমূহ) তলত উল্লেখ কৰা ব্যক্তিজনক মনোনীত কৰোঁ যি মোৰ/আমাৰ নাবালকৰ মৃত্যুৰ ক্ষেত্ৰত জমা ধনৰ পৰিমাণ, যাৰ বিৱৰণ তলত দিয়া হৈছে, ফেডাৰেল বেংক লিমিটেড, শাখাই ঘূৰাই দিব পাৰে

জমা কৰা

জমা কৰাৰ প্ৰকৃতি	পৃথককৰণ নং.	অতিৰিক্ত বিৱৰণ, যদি আছে

মনোনীত ব্যক্তি

নাম	ঠিকনা	জমাকৰ্তাৰ সৈতে সম্বন্ধ, যদি কিবা আছে	বয়স	যদি মনোনীত ব্যক্তি নাবালক হয়, জন্মৰ তাৰিখ

এই তাৰিখত মনোনীত ব্যক্তি জন নাবালক হোৱাৰ বাবে, মই / আমি, শ্ৰী/শ্ৰীমতী/কুমাৰী (নাম আৰু ঠিকনা) বয়স বছৰ ক মোৰ/আমাৰ নাবালকৰ, নাবালক হৈ থকা সময়ত হোৱা মৃত্যুৰ ক্ষেত্ৰত, মনোনীত ব্যক্তিৰ হৈ জমা ধনৰ পৰিমাণ প্ৰাপ্ত কৰাৰ বাবে নিযুক্ত কৰিছো

সাক্ষীৰ নাম (সমূহ), হস্তাক্ষৰ (সমূহ) আৰু ঠিকনা (সমূহ)*জমাকৰ্তা (সকলৰ) হস্তাক্ষৰ (সমূহ)/বুঢ়া আঙুলিৰ চাপ(সমূহ)

☐ মোক / আমাক বেংকৰ বিষয়াই বুজাই দিছে যে মোনোনয়নৰ সুবিধা উপলব্ধ আছে। মই / আমি এইটোও বুজিছো যে এই সুবিধাই মৃত্যুৰ যিকোনো দুৰ্ভাগ্যজনক পৰিঘটনাৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱাকৈ আৰু কোনো ধৰণৰ আইনী নথি-পত্ৰৰ ওপৰত জোৰ নিদিয়াকৈ বেংকে মনোনীত ব্যক্তিজনক নিষ্পত্তি কৰিবলৈ সক্ষম কৰিব। বেংকৰ অনুৰোধ বিবেচনা কৰাৰ পিছত মই/আমি মোনোনয়ন প্ৰদান নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু বেংকে মোনোনয়ন অবিহনে মোৰ/আমাৰ একাউন্ট (সমূহ) খুলিব লাগে বুলি দাবী কৰিছো।

টোকা: যদি আবেদনকাৰীয়ে মনোনীত ব্যক্তি প্ৰদান কৰা নাই তেন্তে তেওঁ এক সুকীয়া পত্ৰ জাৰি কৰিব লাভিব আৰু সেইটো এঅ'এফৰ সৈতে সংলগ্ন কৰিব লাগিব।

স্থান: তাৰিখ: *জমাকৰ্তা (সকলৰ) হস্তাক্ষৰ (সমূহ)/বুঢ়া আঙুলিৰ চাপ(সমূহ)

টোকা: *য'ত জমা এজন নাবালকৰ নামত কৰা হয়, মোনোনয়নত নাবালক জনৰ হৈ কাম কৰাৰ আইনগত অধিকাৰ থকা ব্যক্তিৰ সাক্ষৰ হ'ব লাগে আৰু যদি মনোনীত ব্যক্তি নাবালক নহয়, ষ্ট্ৰাইক আউট কৰিব লাগে। @ বুঢ়া আঙুলিৰ চাপ(সমূহ) দুজন সাক্ষীৰ দ্বাৰা প্ৰমাণিত হ'ব লাগিব।

প্ৰাথমিক আবেদনকাৰী

অনুগ্ৰহ কৰি পাছপ'ৰ্ট আকাৰৰ ৰঙীণ ফটোগ্ৰাফ লগাওক

যৌথ আবেদনকাৰী

অনুগ্ৰহ কৰি পাছপ'ৰ্ট আকাৰৰ ৰঙীণ ফটোগ্ৰাফ লগাওক

প্ৰাথমিক আবেদনকাৰীৰ হস্তাক্ষৰ

যৌথ আবেদনকাৰীৰ হস্তাক্ষৰ

কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে

☐ ২.গ্ৰাহকক প্ৰ-পত্ৰত সঠিক আৰু সম্পূৰ্ণ তথ্য প্ৰদান কৰিবলৈ অৱগত কৰা উচিত আৰু নিশ্চিত কৰিব যে আয়, আয় / সম্পত্তিৰ উৎস, বৃত্তি, ব্যৱসায়িক কাৰ্যকলাপ, একাউন্ট খোলাৰ উদ্দেশ্য আৰু প্ৰত্যাশিত একাউন্ট টাৰ্গেটভাৱে ইত্যাদিৰ দৰে ক্ষেত্ৰসমূহত পূৰণ কৰা তথ্য গ্ৰাহক(সকল)ৰ সৈতে পুনৰ পৰীক্ষা কৰা হৈছে। যদি গ্ৰাহকজন বৃত্তিৰ উপশ্ৰেণীত পৰে, এইটো নিৰৱচ্ছিন্নভাৱে শাখাৰ বিষয়া / সকলে নিশ্চিত কৰি আহিছে। বৰ্ধিত যথায়থ পৰিশ্ৰমৰ ক্ষেত্ৰত, স্ত্ৰভামি একাউন্ট খোলা আৰু গ্ৰাহকৰ যথায়থ পৰিশ্ৰমৰ গাইডেন্স নোট অনুসৰি অতিৰিক্ত নথিপত্ৰ / তথ্য সংগ্ৰহ স্ত্ৰভাক ৰেকৰ্ডিং সুনিশ্চিত কৰোঁ।

☐ ৩.আনুষ্ঠানিকভাৱে বৈধ নথিপত্ৰ / সমূহ, ফটো / সমূহ, পেন / ফ'ৰ্ম ৬০ পৰীক্ষা কৰা আৰু সংলগ্ন কৰা হৈছে।

কৰ্মচাৰীৰ আইডি/ডিএছএ আইডি

তাৰিখ

কাৰ্যালয়ৰ ব্যৱহাৰৰ বাবে

☐ ১. কেৱল মাত্ৰ অ-সাক্ষৰিত গ্ৰাহকৰ বাবে প্ৰযোজ্য: গ্ৰাহক জন সাক্ষৰ নহয় বুলি ধৰি ল'লে, বেংক / এজেন্টক প্ৰদান কৰা প্ৰয়োজনীয় তথ্য এই আবেদন প্ৰ-পত্ৰত পূৰণ কৰি ব্যক্তিজনক পঢ়ি শুনাৱ লাগিব। আবেদনকাৰীৰ হস্তাক্ষৰ / বুঢ়া আঙুলিৰ ছাপ প্ৰ-পত্ৰখনৰ বিষয়বস্তু আৰু ইয়াৰ সত্যতা পঢ়ি শুনোৱাৰ বাবে নিশ্চিতকৰণ হিচাপে গণ্য কৰা হ'ব।

কেৰাণী / সহকাৰী

সহকাৰী প্ৰবন্ধক

প্ৰধান বিষয়া

পিএফ নং

পিএফ নং

পিএফ নং

5

This page is intentionally left blank

সাধাৰণ

চেভিংছ বেংক একাউন্ট মূলত: সঞ্চয় গঢ়ি তোলাৰ সুবিধা আৰু সেয়েহে ব্যৱসায়িক উদ্দেশ্যত বা কাৰেণ্ট একাউন্ট হিচাপে ব্যৱহাৰ কৰিব নালাগে। বেংকে এটা একাউন্ট বন্ধ কৰিব পাৰে যদিহে একাউন্টধাৰীয়ে তেওঁৰ একাউন্টটো এনে এক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা বুলি বিশ্বাস কৰাৰ কোনো কাৰণ থাকে, যাৰ বাবে ইয়াৰ অনুমতি নাই।

যোগ্যতা:

জমা ধনৰ সুতৰ হাৰৰ ওপৰত আৰবিআইৰ মাষ্টাৰ ডাইৰেকচন অনুসৰি কেৱল কাৰ্থাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা ব্যক্তি আৰু এইইউএফবৰ বাবে আৰু নিৰ্দিষ্ট অব্যক্তিগত শ্ৰেণীৰ বাবেহে চেভিংছ একাউন্টসমূহৰ অনুমতি প্ৰদান কৰা হৈছে।

আপোনাৰ গ্ৰাহকৰ জানক (নউ ইয়ৰ কাষ্টমাৰ) নিৰ্দেশাৱলীসমূহ

একাউন্ট খোলাৰ প্ৰয়োজনীয়তাসমূহৰ যোগ্যতা অৰ্জন কৰা যিকোনো ব্যক্তিয়ে নিৰ্ধাৰিত নিয়মসমূহ মানি চলিবলৈ সন্মত হোৱাৰ পিছত, এক চেভিংছ একাউন্ট খুলিব পাৰে, যদিহে তেওঁ বেংকৰ প্ৰয়োজন অনুসৰি পৰিচয়ৰ প্ৰমাণ, ঠিকনাৰ প্ৰমাণ আৰু / বা তেওঁৰ প্ৰফাইল আৰু আয় / পুঁজিৰ উৎস আদিৰ তথ্য প্ৰদান কৰে।

একাউন্ট খোলা:

অনলাইন: আবেদনকাৰীয়ে ফেডাৰেল বেংকৰ ৱেবছাইট পৰিদৰ্শন কৰিব পাৰে আৰু অনলাইন একাউন্ট খুলিবৰ বাবে আবেদন কৰিব পাৰে।

শাখা চেনেল: একাউন্ট খোলাৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ বাবে ব্যক্তিগতভাৱে বেংক পৰিদৰ্শন কৰিব পাৰে। আবেদনকাৰী(সকলে)য়ে নিৰ্ধাৰিত আবেদন প্ৰ-পত্ৰ যথাযথভাৱে পূৰণ আৰু স্বাক্ষৰ কৰিব লাগে। আবেদনকাৰী (সকলে)য়ে কেৱাইচি নথিপত্ৰ, আৰবিআই / চিবিডিটিৰ বাবে প্ৰযোজ্য ঘোষণাপত্ৰ আৰু তেওঁৰ / তেওঁলোকৰ শেহতীয়াকৈ তোলা পাছপ'ৰ্ট আকাৰৰ ফটোৰ দুটা কপি জমা কৰিব লাগিব। স্বাক্ষৰ ডাঙৰ বা ব্লক আখৰেৰে হ'ব নালাগে। প্ৰতিটো 'কাউন্টৰ এটা সুকীয়া একাউন্ট নম্বৰ প্ৰদান কৰা হ'ব। বেংকৰ সৈতে লেনদেন কৰাৰ সময়ত এই নম্বৰটো একাউন্টধাৰী(সকলে) সদায় উল্লেখ কৰিব লাগিব। একাউন্টধাৰী সকলে নিজৰ স্বাৰ্থত একাউন্টসমূহ পৰিচালনা কৰাৰ সময়ত আৰু বেংকলৈ যিকোনো চিঠিপত্ৰ প্ৰেৰণ কৰাৰ সময়ত বেংকৰ সৈতে ৰেকৰ্ড কৰা নমুনা অনুসৰি একেধৰণৰ স্বাক্ষৰ কৰাটো মানি চলিব বুলি আশা কৰা হয়।

গ্ৰাহকৰ প্ৰফাইল:

আৰবিআইৰ নিৰ্দেশনা অনুসৰি বেংকসমূহক একাউন্টত চলি থকা লেনদেনসমূহ নিৰন্তৰভাৱে নিৰীক্ষণ কৰি যথাযথ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। এইটো সুনিশ্চিত কৰিবলৈ যে একাউন্ট খোলাৰ সময়ত প্ৰদান কৰা ধৰণে লেনদেনসমূহ গ্ৰাহকৰ প্ৰফাইলৰ সৈতে একেই হয়। সেয়েহে আপুনি প্ৰদান কৰা প্ৰফাইলৰ বিৱৰণ শুদ্ধ আৰু সঠিক হোৱাটো অতি প্ৰয়োজনীয়। আপোনাৰ প্ৰফাইলৰ বিৱৰণ, আপোনাৰ একাউন্টৰ লেনদেনৰ আৰ্হি আৰু ৰেলেঞ্চৰ সৈতে মিলি থকাটো অতি গুৰুত্বপূৰ্ণ। যদি আপোনাৰ প্ৰফাইলৰ বিৱৰণত কোনো পৰিৱৰ্তন হ'ব লাগে, তেন্তে অনুগ্ৰহ কৰি আপোনাৰ নিকটতম ফেডাৰেল বেংকৰ শাখালৈ গৈ বিৱৰণ আপডেট কৰিবলৈ অনুৰোধ কৰা হ'ল।

একাউন্টৰ প্ৰকাৰ, বেলেঞ্চ ষ্টিপুলেচন আৰু সেৱা চাৰ্জ:

আবেদনকাৰীয়ে চেকবুকৰ সৈতে অথবা চেকবুক অবিহনেও একাউন্ট খুলিব পাৰিব। এছবি একাউন্টৰ বাবে নিৰ্ধাৰিত বৰ্তমানৰ মাহিলী গড় বেলেঞ্চ আৰু ন্যূনতম বেলেঞ্চ ৰক্ষণাবেক্ষণ নকৰাৰ বাবে নিৰ্ধাৰিত চাৰ্জ , বেংকৰ ৱেবছাইটত উপলব্ধ। শাখাসমূহৰ পৰাও তথ্য লাভ কৰিব পাৰিব। মাইনৰ্ছ একাউন্টৰ বাহিৰে চেভিংছ বেংক একাউন্টত সৰ্বোচ্চ বেলেঞ্চৰ কোনো চিলিং নাই।

মাইনৰ্ছ একাউন্ট

নাবালক গ্ৰাহকৰ হৈ তেওঁৰ প্ৰাকৃতিক অভিভাৱক বা উপযুক্ত অধিকাৰক্ষেত্ৰৰ আদালতে নিযুক্তি দিয়া অভিভাৱকৰ দ্বাৰা এক একাউন্ট খুলিব পাৰি বা নাবালক গ্ৰাহকে নিজেই একাউন্ট খুলিব পাৰে, যদিহে নাবালক গ্ৰাহকৰ বয়স 10 বছৰ বা ততোধিক হয়। যদিহে একাউন্ট খোলাৰ সময়ত নাবালক গ্ৰাহকক অভিভাৱকে প্ৰতিনিধিত্ব কৰে, তেন্তে উক্ত নাবালক গ্ৰাহক বয়স্ক নোহোৱা পৰ্যন্ত অভিভাৱকে ওপৰোক্ত একাউন্টত থকা যি কোনো বৰ্ণনাৰ সকলো লেনদেনত নাবালক গ্ৰাহকক প্ৰতিনিধিত্ব কৰিব লাগিব। নাবালক গ্ৰাহকে বয়স্কতা লাভ কৰাৰ পিছত অভিভাৱকৰ একাউন্ট পৰিচালনা কৰাৰ অধিকাৰ সমাপ্ত হৈ যাব। অভিভাৱকে নাবালক গ্ৰাহকৰ কাউন্টত তেওঁৰ দ্বাৰা কৰা যিকোনো উলিওৱা / লেনদেনৰ বাবে নাবালক গ্ৰাহকৰ দাবীৰ বিৰুদ্ধে বেংকক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ সন্মত হয়।

মনোনয়ন আৰু জীৱিত অৱস্থাৰ সুবিধা

এই মনোনয়ন সুবিধা চেভিংছ বেংকত উপলব্ধ আৰু একাউন্টধাৰীসকলক অভাৱনীয় পৰিস্থিতিত আইনী উত্তৰাধিকাৰীৰ দাবীৰ মসৃণ নিষ্পত্তিৰ বাবে এই সুবিধাৰ লাভ উঠাবলৈ পৰামৰ্শ দিয়া হৈছে। কেৱল মাত্ৰ এজন মনোনীত ব্যক্তিৰ সপক্ষে মনোনয়ন দিব পাৰিব। যদি তেওঁলোকে মনোনয়ন দিব নিবিচাৰে, তেন্তে তেওঁলোকৰ সম্পূৰ্ণ স্বাক্ষৰৰ অধীনত একাউন্ট খোলাৰ প্ৰ-পত্ৰত এই সম্পৰ্কে পৃথক ঘোষণাৰ সৈতে তথ্যটো লিপিবদ্ধ কৰিব লাগিব।

পাছবুক / একাউন্টৰ বিবৃতি

সকলো চেভিংছ একাউন্টধাৰী পাছবুক / একাউন্ট বিবৃতিৰ বাবে যোগ্য। পাছবুক এৰাৰ জাৰি কৰাৰ পিছত গ্ৰাহকৰ জন্মাত নিৰাপদে ৰাখিব লাগে আৰু এই ক্ষেত্ৰত একাউন্টধাৰীৰ অৱহেলাৰ বাবে কোনো ধৰণৰ লোকচান বা ভুল ধন পৰিশোধৰ বাবে বেংক দায়ী নহ'ব। ধন উলিওৱাৰ প্ৰ-পত্ৰৰ জৰিয়তে নগদ ধন উলিওৱাৰ বাবে একাউন্টধাৰী নিজে উপস্থিত থাকিব লাগিব। চেম ফৰ্ম আৰু ডেবিট কাৰ্ড ব্যৱহাৰ কৰি উলিওৱা ধন পাছবুক অবিহনে প্ৰভাৱিত কৰিব পাৰিব। পাছবুক প্ৰদৰ্শন নকৰাকৈ জমা কৰিব পাৰিব। পাছবুক নিয়মিতভাৱে আপডেট কৰিব লাগে আৰু লেনদেন সম্পূৰ্ণ হোৱাৰ লগে লগে যথাযথভাৱে আপডেট কৰি একাউন্টধাৰীক ঘূৰাই দিয়া হ'ব। একাউন্টধাৰীসকলে তেওঁলোকৰ পাছবুকৰ লিখাসমূহ ভালদৰে পৰীক্ষা কৰি, যদিহে কিবা ভুল বা বাদ পৰিছে, তাৰ প্ৰতি বেংকসমূহৰ দৃষ্টি আকৰ্ষণ কৰিব লাগে। প্ৰয়োজনীয় সোধা-পোছা, আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা আৰু নিৰ্ধাৰিত চাৰ্জ আদায় কৰি একাউন্টধাৰীৰ পৰা লিখিত অনুৰোধ লাভ কৰাৰ পিছত ডেকৱা বা বিকৃত হোৱা পাছবুকৰ পৰিৱৰ্তে ডুপ্লিকেট জাৰি কৰিব পাৰিব। ইয়াৰ বাবে নিৰ্ধাৰিত বৰ্তমানৰ চাৰ্জ বেংকৰ ৱেবছাইটত উপলব্ধ আছে। এই তথ্য শাখাসমূহৰ পৰাও প্ৰাপ্ত কৰিব পাৰিব।

চেকবুক

যি আঁচনিৰ আঁচনিৰ অধীনত একাউন্ট খোলা হয়, তাৰ চৰ্তসমূহৰ অধীনত, বেংকে যদিহে গ্ৰাহকে ইয়াৰ বিপৰীতে লিখিতভাৱে অদুৰোধ নকৰে, একাউন্ট খোলাৰ লগে লগে চেক বুক জাৰি কৰিব। ইয়াৰ পিছত চেক বুক প্ৰদান কৰাটো কেৱল এটিএম, ফেড মোবাইল বা ফেড নেটৰ জৰিয়তে গ্ৰাহকে লিখিতভাৱে বিচাৰাৰ ওপৰতহে হ'ব। গ্ৰাহকে চেক বুকখন সংৰক্ষণৰ বাবে যত্ন আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব। চেক বুক সুবিধাৰ বাবে একাউন্টত পৰ্যাপ্ত ন্যূনতম বেলেঞ্চ ৰাখিব লাগিব, যিটো বিফল হ'লে চাৰ্জ আৰোপ কৰা হ'ব। একাউন্টত গড় মাহেকীয়া / ত্ৰিমাসিক বেলেঞ্চ ৰাখা নহ'লে বেংকে চেক বুক অধিক জাৰি কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখিছে। বিত্তীয় বৰ্ষত উলিওৱাৰ বাবে এটা বিশেষ একাউন্টত চাৰিবাৰকৈ একাউন্টত পৰ্যাপ্ত ধনৰ অভাৱত উলিওৱা এক কোটি টকা বা তাৰ ওপৰৰ মূল্যৰ চেক এখনৰ অসন্মান হ'লে কোনো নতুন চেম বুক জাৰি কৰা নহ'ব আৰু ইয়াৰ ফলত একাউন্ট বন্ধ হ'ব পাৰে। চেক বুক জাৰি কৰাৰ বাবে নিৰ্ধাৰিত বৰ্তমানৰ চাৰ্জ, বেংকৰ ৱেবছাইটত উপলব্ধ আছে।

জমা কৰা

যিবোৰ শাখা ঘৰুৱা নহয়, তাত নগদ ধন জমা গ্ৰহণৰ ক্ষেত্ৰত কোনো বাধা নাই। কেৱল একাউন্টধাৰীৰ সপক্ষে উলিওৱা চেক, খচৰা বা তেওঁলোকৰ অনুৰোধত বেংকৰ পৰা প্ৰদান কৰা অন্যান্য নথিপত্ৰ, একাউন্টৰ ক্ৰেডিটৰ বাবে গ্ৰহণ কৰা হ'ব। এইবোৰ বাস্তৱীয়ত নোহোৱালৈকে বেংকৰ পৰা প্ৰদান কৰা গ্ৰহণযোগ্যঅন্যান্য নথিপত্ৰৰ বিৰুদ্ধে সাধাৰণতে কোনো অংকনৰ অনুমতি প্ৰদান কৰা নহ'ব। সাধাৰণ সংগ্ৰহ আৰু পকেট চাৰ্জসমূহ আদায় কৰা হ'ব। ইয়াৰ বাবে নিৰ্ধাৰিত বৰ্তমানৰ সীমা আৰু চাৰ্জ বেংকৰ ৱেবছাইটত উপলব্ধ আছে। এই তথ্য শাখাসমূহৰ পৰাও প্ৰাপ্ত কৰিব পাৰিব। পৰৱৰ্তী সময়ত আদায় নকৰা অন্যান্য নথিপত্ৰসমূহৰ বাবে অতিৰিক্ত সুত আদায় কৰা হ'ব।

উলিওৱা

উলিওৱাৰ প্ৰ-পত্ৰখন কেৱল শাখাত উপস্থিত একাউন্টধাৰীয়ে নিজে নগদ ধন উলিওৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব। এটিএমৰ লগতে ডেবিট কাৰ্ড নগদ ধন উলিওৱাৰ বাবেও এটিএমত ব্যৱহাৰ কৰিব পাৰিব। উলিওৱাৰ প্ৰ-পত্ৰৰ জৰিয়তে তৃতীয় পক্ষৰ পৰা পৰিশোধৰ অনুমতি নাই। একাউন্টত অনুমতি প্ৰদান কৰা সৰ্বাধিক সংখ্যক বিনামূলীয়া ডেবিট প্ৰবেশ হৈছে আঁচনি নিৰ্দিষ্ট আৰু সময়ে সময়ে বেংকে লোৱা সিদ্ধান্তৰ ভিত্তিক। এই সীমা অতিক্ৰম কৰাৰ বাবে নিৰ্ধাৰিত চাৰ্জ বেংকৰ ৱেবছাইটত উপলব্ধ আছে। এই তথ্য শাখাসমূহৰ পৰাও প্ৰাপ্ত কৰিব পাৰিব। শাখাত শাৰীৰিকভাৱে উপস্থিত হ'ব নোৱাৰা আৰু বেংকে নিৰ্ধাৰণ কৰা আনুষ্ঠানিকতা সম্পূৰ্ণ কৰি নগদ ধন উলিওৱাৰ বাবে নিজৰ স্বাক্ষৰ বা বুঢ়া আঙুলিৰ ছাপৰাখিব নোৱাৰা ৰোগী, বৃদ্ধ বা অক্ষম একাউন্টধাৰীসকলৰ বাবে নগদ ধন উলিওৱাৰ ব্যৱস্থা সম্প্ৰসাৰিত কৰিব পৰা যায়।

অভাৱড্ৰাফট

একাউন্টত থকা বেলেঞ্চৰ অধিক ধন উলিওৱা চেকসমূহ পৰিশোধ নকৰাকৈ ঘূৰাই দিয়া হ'ব। প্ৰতিবাৰেই পৰ্যাপ্ত ধনৰ অভাৱত চেক এখন পৰিশোধ নকৰাকৈ ঘূৰাই দিলে চাৰ্ভিচ চাৰ্জ আদায় কৰা হ'ব। ইয়াৰ বাবে নিৰ্ধাৰিত চাৰ্জ বেংকৰ ৱেবছাইটত উপলব্ধ আছে বা শাখাসমূহৰ পৰাও প্ৰাপ্ত কৰিব পাৰিব।

নিক্ৰিয় / ডৰ্মেন্ট একাউন্ট

সঞ্চয় কাৰেণ্ট একাউন্টক অকাৰ্য্যকৰী ডৰ্মেন্ট বুলি গণ্য কৰা হয় যদিহে কোনো গ্ৰাহক প্ৰৱোচিত নহয় (শেষ পৰিচালনাৰ তাৰিখৰ পৰা দুবছৰৰ ভিতৰত একাউন্টত কোনো ধৰণৰ বিত্তীয় বা নিৰ্বাচিত অবিত্তীয় লেনদেন)। সেয়েহে একাউন্টধাৰীসকলক তেওঁলোকৰ একাউন্ট নিয়মীয়াভাৱে পৰিচালনা কৰিবলৈ পৰামৰ্শ দিয়া হয়।

ষ্টেণ্ডিং নিৰ্দেশনাৱলী

একাউন্টধাৰীয়ে সেৱা চাৰ্জ পৰিশোধ কৰাৰ সময়ত তেওঁৰ একাউন্টলৈ ডেবিটৰ জৰিয়তে বীমা প্ৰিমিয়াম, সদস্য পদৰ মাচুল ইত্যাদি সময়ে সময়ে পৰিশোধ কৰাৰ বাবে বেংকক অনুৰোধ কৰিব পাৰে। ষ্টেণ্ডিং নিৰ্দেশনাৱলীসমূহৰ বাবে নিৰ্ধাৰিত বৰ্তমানৰ চাৰ্জ বেংকৰ ৱেবছাইটত উপলব্ধ আছে। এই তথ্য শাখাসমূহৰ পৰাও প্ৰাপ্ত কৰিব পাৰিব।

সুত পৰিশোধ

ভাৰতীয় ৰিজাৰ্ভ বেংক(আৰবিআই)আৰু বেংকৰ এএলএম নীতিৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্দেশনা অনুসৰি বেংকে সময়ে সময়ে সিদ্ধান্ত গ্ৰহণ কৰা অনুসৰি হাৰ আৰু টাৰ্ম ডিপোজিটৰ সুত সময়ে সময়ে সঞ্চয় একাউন্টত প্ৰদান কৰা হ'ব।

হস্তান্তৰ আৰু একাউন্ট বন্ধ কৰা

একাউন্টধাৰী(সকল)ৰ অনুৰোধত বেংকৰ শাখাসমূহৰ মাজত একাউন্ট হস্তান্তৰ কৰিব পৰা যায়। একাউন্ট বন্ধ কৰাৰ অনুৰোধত বন্ধ কৰাৰ কাৰণ উল্লেখ কৰিব লাগিব। বন্ধ কৰাৰ অনুৰোধৰ লগত পাছ বুক / চেক বুক / ডেবিট কাৰ্ড সংলগ্ন কৰিব লাগিব। এনে সকলো যৌথ স্বাক্ষৰকাৰীৰ অনুৰোধতহে যৌথ একাউন্ট বন্ধ কৰিব পাৰিব।

বিএছবিডি আঁচনিৰ বৈশিষ্ট্যসমূহ

- বেংকৰ শাখাৰ লগতে এটিএম / চিডিএমত নগদ ধন জমা কৰা
- যিকোনো ইলেক্ট্ৰনিক চেনেলৰ জৰিয়তে বা কেন্দ্ৰীয় / ৰাজ্য চৰকাৰৰ সংস্থা আৰু বিভাগে উলিওৱা চেক জমা / সংগ্ৰহৰ জৰিয়তে ধন লাভ কৰা / ক্ৰেডিট কৰা।
- মাহত জমা কৰিব পৰা ধনৰ সংখ্যা আৰু মূল্যৰ কোনো সীমা নাই।
- এটিএমৰ পৰা উলিওৱাকৈ ধৰি এমাহত ন্যূনতম 4 বাৰ উলিয়াব পৰা যায়
- এটিএম কাৰ্ড বা এটিএমৰ লগতে ডেবিট কাৰ্ড

নিয়মৰ পৰিৱৰ্তন

এই নিয়ম আৰু সেৱা চাৰ্জৰ যিকোনো পৰিৱৰ্তন, আঁতৰোৱা বা যোগ কৰাৰ অধিকাৰ বেংকে সংৰক্ষণ কৰে যাৰ বাবে গ্ৰাহকক বেংকৰ ৱেবছাইট আৰু / বা শাখাৰ জাননী ব'ৰ্ডৰ জৰিয়তে যথাযথভাৱে অৱগত কৰা হয়।

প্রতি,
শ্রী/শ্রীমতী

শাখা
তারিখ

প্রিয় চাৰ/মেডাম,

আবেদন প্র-পত্র নং

পঞ্জীয়ন: মনোনয়ন সন্দর্ভত আমার সৈতে থকা আপোনার জমা নং

রেফারেন্স: আপোনার আবেদন প্র-পত্র ডিএআই/পত্র নং. তারিখ

আমি তারিখে, শ্রী/শ্রীমতী ক আমার ওচরত

..... থকা ত বখা জমা ধন প্রাপ্ত করার কৃত্ত্ব প্রদান করা আপোনার মনোনয়ন পত্রখন প্রাপ্ত করা বুলি স্বীকার করিছো।

আপোনার বিশ্বাসী

প্রবন্ধক

স্বীকৃতি (একাউন্ট খোলা প্র-পত্র)

প্রতি,
শ্রী/শ্রীমতী (প্রাথমিক একাউন্টধারী)

শাখা
তারিখ

শ্রী/শ্রীমতী (যৌথ একাউন্টধারী)

আবেদন প্র-পত্র নং

পঞ্জীয়ন: আমার সৈতে এক চেভিং/চলিত একাউন্ট খোলা বাবে আবেদন পত্র

রেফারেন্স: প্রাথমিক রেমিটেন্স র সৈতে আপোনার আবেদন নং তারিখ

ওপৰত উল্লেখ করা ধৰণে সঞ্চয় চলিত একাউন্ট খোলা বাবে আপোনার আবেদন খন আমি ধন্যবাদ সহকারে স্বীকার করিছো।

☐ আপোনার একাউন্টটো সর্বাধিক 7 কর্মদিবর ভিতরত সক্রিয় করা হ'ব (নথি পত্র প্রামাণীকরণ সাপেক্ষে)

☐ আপোনার রেলকাম কিট (কেবল সঞ্চয় একাউন্ট বাবে প্রযোজ্য) প্রাথমিক একাউন্টধারীর যোগাযোগের ঠিকনা / শাখালৈ 7 কর্মদিবর ভিতরত প্রেরণ করা হ'ব (নথি পত্র প্রামাণীকরণ সাপেক্ষে)

আপোনার বিশ্বাসী

প্রবন্ধক

এই আবেদনের সৈতে সম্বন্ধিত অধিক প্রশ্ন বাবে অনুগ্রহ করি আমাক আমার রাষ্ট্রীয় টোল ফ্রি নম্বর 1800 420 1199 বা 1800 425 1199 ত কল করক

গ্রাহকলৈ নির্দেশনা

আবেদন নং

অনুগ্রহ করি সকলো অংশ ক'লা চিএগহীৰে ডাঙৰ ফলা আখৰেৰে পূৰণ করক আৰু য'ত প্রযোজ্য সেই বক্সবোৰত টিক করক:

- অনুগ্রহ করি এই প-পত্র খন ফেডাৰেল বেংক লিমিটেডৰ সৈতে এক নতুন সম্বন্ধ আৰম্ভ করিবলৈ ব্যৱহাৰ করক
- বেংকক পৰ্যাপ্ত প্রমাণ প্রদান করি সম্ভাৱ্য গ্রাহকৰ পৰিচয় আৰু ঠিকনা স্থাপন করিব লাগিব। গ্রাহকে পৰিচয়ৰ প্রমাণ আৰু ঠিকনাৰ প্রমাণ হিচাপে তলৰ যিকোনো এটা বা ততোধিক নথিপত্র/কপি দাখিল করিব লাগিব, বেংকৰ সম্মতি সাপেক্ষে।

চৰকাৰীভাৱে বৈধ নথিপত্র

- আধাৰ / আধাৰ থকাৰ প্রমাণ
- ড্রাইভিং লাইচেন্স
- ভোটাৰ আইডি
- পাছপ'ৰ্ট
- এনআৰইজিএ
- রাষ্ট্রীয় জনসংখ্যা পঞ্জীয়কৰ পৰা চিটি

অনুগ্রহ করি মনত ৰাখিব যে প্রমাণীকরণ বাবে মূল নথিপত্রসমূহ উপস্থাপন করিব লাগিব।

- এই প্র-পত্রৰ সৈতে সংলগ্ন করিবলগীয়া নথিপত্রসমূহ: ওপৰৰ নথিপত্রসমূহৰ উপৰিও তলত বর্ণনা করা ধৰণে নিম্ন উল্লেখিত নথিপত্র/কপিসমূহ (তালিকাখন সম্পূর্ণ নহয়) ও প্রয়োজনীয়

ব্যক্তিসকল

- ফটোগ্রাফ
- পেন কার্ড/আধাৰ বা যথাযথ ভাৱে পূৰণ করা ফর্ম 60
- যথাযথভাৱে স্বীকৃতিপ্রাপ্ত ফর্ম 49 ক'য'ত পেন/আধাৰৰ বাবে আবেদন করা কাৰণৰ সৈতে ফর্ম 60 পূৰণ করা হৈছে

জিএছটি পঞ্জীয়ন বিৱৰণ

- জিএছটি পঞ্জীয়ন নম্বৰ পূৰণ করিব লাগিব, যদিহে আপুনি আইনৰ দ্বাৰা জিএছটিৰ অধীনত পঞ্জীয়ন করার প্রয়োজন হয়।
- জিএছটি পঞ্জীয়ন নম্বৰ আপডেট করা হ'ব যদিহে পেন প্রদান করা হয়।
- যোগাযোগ ঠিকনাত প্রদান করা 'ৰাজ্য' জিএছটি পঞ্জীয়ন নথিপত্রত উল্লেখ করা সেই 'ৰাজ্য সংহিতা'ৰ সৈতে একে হ'ব লাগিব।